

হাইফেনৰ ব্যৱহাৰঃ

হাইফেনৰ প্ৰয়োগ সংস্কৃতত নাছিল। ই অসমীয়ালৈ নতুনকৈ আছে। শব্দৰ উচ্চাৰণ শুনকৈ ৰাখিবলৈ আৰু দ্বাৰ্থিকতা গুচাই অৰ্থ মুকিবলৈ হাইফেন প্ৰয়োগ কৰা হয়।”

- (ক) এটা মাত্ৰ স্বৰান্ত অক্ষৰৰ শব্দৰ পিছত অন্য শব্দ যোগ হ'লে অক্ষৰটোৰ দীৰ্ঘ মাত্ৰা ৰক্ষা কৰিবলৈ হাইফেন দিব লাগে। যেন্তে—
ন-গাঁও, ৰ-বৈয়া, গা-ধন, সু-পুৰুষ, ন-শিকাৰু ইত্যাদি।
- (খ) নএওৰ্থক অনা-উপসর্গৰে আৰম্ভ হোৱা শব্দত সন্ধি হৈলগ নালাগিবলৈ হাইফেন ব্যৱহাৰ কৰা হয়। যেনে—অনা-অসমীয়া, অনা-ইত্যাদি।
- (গ) বৰ্ণ, ধ্বনি বা আখৰ বুজাবলৈ হাইফেন ব্যৱহাৰ কৰা হয়। যেন্তে—
অ-বৰ্ণ, ৰ-কাৰ ইত্যাদি।
- (ঘ) অন্য লিপিত লিখা শব্দত অসমীয়া প্ৰত্যয় বা বিভক্তি লগ লাগিবলৈ যোগাযোগমূলক অসমীয়া ভাষা ● ৫৮

WILHELMUS VAN DER VELDEN

- (17) *Leptochilus* *leptophyllum* (L.) Steyermark
Steyermark 1978 - *L. lepto-* *phyllum* = leafy.

(18) *Leptochilus* *lanceolatus* Steyermark 1978
Steyermark 1978

(19) *Leptochilus* *lanceolatus* Steyermark 1978
Steyermark 1978 - *lanceolatus*, *lanceolate*, *lanceolate*
lanceolate

(20) *Leptochilus* *lanceolatus* Steyermark 1978
Steyermark 1978 - *lanceolatus*, *lanceolate* *lanceolate*
lanceolate

(21) *Leptochilus* *lanceolatus* Steyermark 1978
Steyermark 1978 - *lanceolatus*, *lanceolate* *lanceolate*
lanceolate

(22) *Leptochilus* *lanceolatus* Steyermark 1978
Steyermark 1978 - *lanceolatus*, *lanceolate*, *lanceolate* *lanceolate*

(23) *Leptochilus* *lanceolatus* Steyermark 1978
Steyermark 1978 - *lanceolatus*, *lanceolate*, *lanceolate* *lanceolate*

三

ବ୍ୟାକ ପାଇଁ ଏହାର ନାମ ଅନେକାଂଶ ଅନେକ ଅଳ୍ପିକ୍ ଦିଲ୍ଲିତ
ପାଇଁ ଆଜିର ପାଇଁ ଏହାର ନାମ କିମ୍ବା

三

- (৪) কল্পনার অক, ই, অল, অমি, অনী, অনীয়া, অনীয়ার, অটী,
 অটী, অটীয়া, অদী, অদীয়া, অক, উব, উল, ইয়া, উতা আদি
 অসমীয়া শব্দ ক্ষেত্ৰের সহমোগন্ত শৃঙ্খি হোৱা পদমোৰ এনেধৰণৰ—
 অক = দিম, অক-দিমৰ,
 ই = দৰ, ই = ধৰ,
 অল = লা, অল = পাৰল,
 অলা = দিমৰ, অলা = দিমৰলা,
 অমি = কাক, অমি = কাকমি,
 অনী = কাক, অনী = কাকনী,
 অনীয়ার = দেম, অনীয়ার = দেমনীয়ার,
 অটী = মৰ, অটী = মৰটী।

অতীয়া : সাঁচ + অতীয়া = সাঁচতীয়া,

অবী : দে + অবী = দেউবী,

অবীয়া : থা + অবীয়া = থাবীয়া,

আক : লিখ + আক = লিখাক,

উৰা : কান্দ + উৰা = কান্দুৰা,

জীয়া : বখ + জীয়া = বখীয়া,

গুঁতা : থা + গুঁতা = থাগুঁতা।

(খ) ভাববাচাত অতি, অন্ত, আল্ আদি প্রত্যয়ৰ সংযোগত সৃষ্টি হোৱা
শব্দবোৰ এনেধৰণৰ—

অতি : খজুৱা + অতি = খজুৱতি,

অন্ত : চল + অন্ত = চলন্ত,

আল্ : বস + আল্ = বসাল।

(গ) ত্ৰিয়া কৰি থকা বুজালে ওঁতে; ভবিষ্যৎ কালত ইলে; অতীত কাল
ইলত আদি প্রত্যয়ৰ সংযোগত সৃষ্টি হোৱা শব্দবোৰ এনে—

ওঁতে : ধৰ + ওঁতে = ধৰোঁতে,

ইলে : শু + ইলে = শুলে,

ইলত : যা + ইলত = গ'লত।

তদ্বিৎ প্রত্যয় :

(ক) তদ্বিৎ প্রত্যয়সমূহ বিভিন্ন ৰূপেৰে ব্যৱহাৰ কৰা হয়। উদাহৰণ স্বক্ষেপে,
-ঈ প্রত্যয়ৰ কথা ক'ব পাৰি। ই মূলতঃ স্তৰলিঙ্গবাচক। মামী, বৰানী,
চাকৰনী, গোলাপী, ফাণুনী ইত্যাদি -ঈ প্রত্যয় যুক্ত শব্দ। অৱশ্য
লিঙ্গ নিৰপেক্ষ ৰূপতো -ঈ প্রত্যয় ব্যৱহাৰ হয়। যেনে— ধনী,
দেশী, ৰাজস্থানী, বিলাতী ইত্যাদি।

(খ) -ঈয় প্রত্যয় ব্যৱহাৰত দেশীয়, পূজনীয়, শাৰদীয় ইত্যাদি শব্দ গঢ়
লয়। -ঈয়া প্রত্যয় কেৱল জাতিবাচক শব্দত যুক্ত হয়। যেনে—
অসমীয়া, ভূটীয়া ইত্যাদি।

(গ) -ই প্রত্যয় বিশেষ্যবাচক। যেনে— চাকৰি, পাচলি, পোহাৰি, আদৰি,
নিগাজি ইত্যাদি।

(ঘ) -অনি বিশেষ্য আৰু বিশেষণবাচক প্রত্যয়। যেনে— ধাননি, শাকনি,
ভট্টিনি ইত্যাদি।

- (৪) আলি বিশেষ আৰু বিশেষণশৰ্ক প্ৰচাৰ। যেন— পেটানি,
কোপালি, দীপালি ইত্যাদি।
- (৫) ইয়া প্ৰচাৰৰ সংসাধন হৃদয়িয়া, বৰ্ণনা, মহৰ্ষিয়া, গৰ্বনীয়া ইত্যাদি
শব্দৰ সৃষ্টি হয়।
- (৬) ইয়ালি আৰু ইয়াৰ প্ৰচাৰৰ সংসাধন অশ্বিনীল, মণিহার,
অগনিয়াৰ, শতনিয়াৰ ইত্যাদি শব্দৰ সৃষ্টি হয়।

নিৰ্দেশাবলৈক আৰু অনিৰ্দেশাবলৈক প্ৰচাৰেন্দৰুচিৰ প্ৰেৰণা
আৰুৰ ঝৌটমিল সমস্যাৰ সৃষ্টি হয়। কোনো শব্দৰ আৰুষি, অকৃতি, ত্ৰিপ
নিৰ্দেশাবলৈক দুজনীলৈ নিৰ্দেশাবলৈক প্ৰচাৰৰ ব্যবহাৰ কৰা হয়। উবাইৰে অশ্বাপ,
মহল আৰু পাতল বৰ্জন দুজনীলৈ চলা/চলি, পন/খনি প্ৰচাৰৰ ব্যবহাৰ কৰা হয়।
যেনে— কাঠচটা, টিংখন ইত্যাদি।

অসমীয়া ভাষাত সঠতে অযোগ হোৱা নিৰ্দেশাবলৈক প্ৰচাৰেন্দৰুচি
অসমীয়া ভাষাত সঠতে অযোগ হোৱা নিৰ্দেশাবলৈক প্ৰচাৰেন্দৰুচি

ইঁৰ—

কথ, কণি : ল'বাকল, দয়াকণি
কোছা, আটি, মুঠি : চুলিকোছা, ঘৰিঅটি, মাছমুঠি
খন, খনি : কিতাপখন, সৈথনি
বিৰা, মিলা : পানবিৰা, পাতপিলা
গছ, গছি : চাকিগছ, বন্ধিগছি
গৰাকী : নেতাগৰাকী
গোট : হৰিগোট
চটা/চটি : বাহচটা, পাটচটি
জন, জনা, জনী : ল'বাজন, বাণীজনা, ঘোৱালীজনী
টা, টি, টো : এটা, ল'বাটি, ঘৰটো
টাৰ, টাৰি, টুকুৰা, টুকুৰি : চুলিটাৰ, চুলীটাৰি, কাঠটুকুৰা, বহুটুকুৰি
ডাল, ডালি, ডোখৰা, ডুখৰি : বাহডাল, লতাডালি, ঘৰিডোখৰ,
কাপোৰডুখৰি।
ধাৰ, ধাৰি : মণিধাৰ, মণিধাৰি
পাটি : বঁঠাপাটি
ফেৰা, ফেৰি : লোণফেৰা, মৰমফেৰি
লদা : মাটিলদা ইত্যাদি।

সংখ্যাবাচক শব্দৰ পাছত এক, মান, আদি অনিদেশিক প্রত্যয় সহয়ে
কৰি সংখ্যাৰ অনিদিষ্টতা বুজোৱা হয়। যেনে— এক : মাহ + এক = মাহে
মান ; দুটা + মান = দুটামান; দুজনমান, দুখনমান ইত্যাদি।

সংস্কৃত শব্দৰ লগত অসমীয়া প্রত্যয় আৰু অসমীয়া শব্দৰ লগৎ
সংস্কৃত প্রত্যয় ঘোগ কৰি কিছুমান শব্দ সৃষ্টি কৰা হয় যদিও ই শুন নহয়
উদাহৰণস্বরূপে—সংখ্যাবাচক অসমীয়া শব্দৰ লগত সংস্কৃত প্রত্যয় তা
সংযোগ কৰি বহুতে নতুন শব্দ সৃষ্টি কৰে। যেনে— সাতত্রিশতম; ঈয়াত
সাতত্রিশ অসমীয়া শব্দ হোৱা হেতুকে তম প্রত্যয় ঘোগ কৰিব নোবাব
সপ্তত্রিশতমহে শুন্দ।